



# স্কিজ'ফেনিয়া

বুজাবুজিৰ সৈতে যত্ন লোৱা

## স্কিজ'ফেনিয়া কি বুজা

### স্কিজ'ফেনিয়া<sup>1,2</sup>

হৈছে এক চিকিৎসীয় স্থিতি যি ব্যক্তি এজনে কেনেদৰে চিন্তা কৰে, অনুভৱ কৰে আৰু আচৰণ কৰে সেয়া প্ৰভাৱিত কৰে। বহু লোকে চিকিৎসাৰ সৈতে স্থিৰ জীৱন যাপন কৰে।



### সন্ভাৱ্য কাৰণসমূহ<sup>1,2</sup>

- ◆ জিনীয় কাৰকসমূহ
- ◆ ব্যক্তিৰ চাৰিওফাল আৰু জীৱনৰ অভিজ্ঞতা
- ◆ জন্মৰ আগত, সময়ত বা পিছত মস্তিষ্কৰ সামান্য আঘাত

## স্কিজ'ফেনিয়াৰ লক্ষণ

স্কিজ'ফেনিয়াৰ আগতীয়া লক্ষণবোৰ মৃদু আৰু উপেক্ষা কৰিবলৈ সহজ হ'ব পাৰে।<sup>3</sup>

অনুপযুক্ত ব্যক্তিগত  
পৰিচ্ছন্নতা বা স্ব-যত্ন

দৈনন্দিন দায়িত্বত  
অৱহেলা



মনোভাৱৰ পৰিৱৰ্তন বা  
অস্বাভাৱিক আৱেগিক  
প্ৰতিক্ৰিয়া

সামাজিক সম্পৰ্ক হ্ৰাস

যদি আপুনি কাৰোবাৰ ক্ষেত্ৰত এই পৰিৱৰ্তনবোৰ লক্ষ্য কৰে, আগতীয়াকৈ মনোৰোগ বিশেষজ্ঞ এজনৰ সৈতে কথা পাতিলে কি ঘটি আছে আৰু তেওঁলোকৰ বাবে পৰৱৰ্তী সময়ত কি কৰিব লাগে বুজাত সহায় কৰিব পাৰে।<sup>2,3</sup>

লক্ষণবোৰ ব্যক্তি বিশেষে পৃথক হ'ব পাৰে আৰু সাধাৰণতে নিম্নলিখিত ধৰণে শ্ৰেণীবদ্ধ কৰা হয়:<sup>1,2</sup>



### ইতিবাচক লক্ষণ (ঔষধৰ সৈতে উন্নত হোৱা)

- ◆ সন্দেহ বা চিন্তিত অনুভৱ কৰা যে আনে তেওঁলোকক ক্ষতি কৰিব পাৰে
- ◆ অদ্ভুত বিশ্বাস (ভ্ৰম) থকা আৰু আচহুৱা যেন লগা ধৰণে কথা কোৱা
- ◆ কণ্ঠস্বৰ শুনা আৰু তাত নথকা বস্তু দেখা (ভ্ৰম)



### নেতিবাচক লক্ষণ (অস্বাভাৱিকভাৱে হোৱা বন্ধ হোৱা বস্তু)



- ◆ নিয়মীয়া কাৰ্যকলাপৰ পৰিকল্পনা বা সম্পাদন কৰাত অসুবিধা
- ◆ কণ্ঠস্বৰ হ্রাস হোৱা (বেছি কথা নকোৱা) বা ভোতা/চেপেটা কণ্ঠস্বৰ
- ◆ সামাজিক প্ৰত্যাহাৰ বা মিলা-মিছা পৰিহাৰ কৰা



### সম্পৰ্কিত জ্ঞানগত (মস্তিষ্ক-সম্পৰ্কীয়) আৰু আৱেগিক লক্ষণবোৰ

- ◆ মনোযোগৰ অভাৱ, পাহৰি যোৱা, নিৰ্ণয় লোৱাত অসুবিধা
- ◆ উদ্বিগ্নতা, নিম্ন আত্মবিশ্বাস, আৰু মূল্যহীনতাৰ অনুভূতি

## স্কিজ'ফ্ৰেনিয়া লোকবিশ্বাসক তথ্যৰ পৰা পৃথক কৰা

 পৌৰাণিক কাহিনী	সত্য 
স্কিজ'ফ্ৰেনিয়াৰ অৰ্থ হৈছে কাৰোবাৰ ব্যক্তিত্ব বিভাজিত হয়। <sup>4</sup>	স্কিজ'ফ্ৰেনিয়াই ব্যক্তি এজনে বাস্তৱ কেনেদৰে চিন্তা কৰে আৰু বুজি পায় সেয়া প্ৰভাৱিত কৰে; এইটো একাধিক ব্যক্তিত্বৰ ঘটনা নহয়। <sup>5,6</sup>
স্কিজ'ফ্ৰেনিয়া থকা লোকসকল ওচৰে পাজৰে থকাটো বিপদজনক। <sup>4</sup>	ইয়াৰ বিপৰীতে, তেওঁলোক হিংসাৰ ভুক্তভোগী হোৱা বা আত্ম-ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক। <sup>4</sup>
স্কিজ'ফ্ৰেনিয়া চিকিৎসা কৰিব নোৱাৰি। <sup>4</sup>	ইয়াক ঔষধ, থেৰাপী আৰু সামাজিক সমৰ্থনৰ সৈতে পৰিচালনা কৰিব পাৰি। <sup>4</sup>
স্কিজ'ফ্ৰেনিয়া থকা লোকে জীৱিকাৰ বাবে কাম কৰিব নোৱাৰে। <sup>4</sup>	সঠিক চিকিৎসা আৰু সমৰ্থনৰ সৈতে, তেওঁলোকে তেওঁলোকৰ সামৰ্থ্যৰ সৈতে খাপ খোৱা ভূমিকাত সফলতাৰে কাম কৰিব পাৰে। <sup>5</sup>

# স্কিজ'ফ্ৰেনিয়াৰ চিকিৎসা বুজা

সঠিক চিকিৎসাৰ সৈতে, স্কিজ'ফ্ৰেনিয়া থকা লোকসকলে যথেষ্ট উন্নত হ'ব পাৰে আৰু পৰিপূৰ্ণ জীৱন যাপন কৰিব পাৰে। চিকিৎসাৰ ভিতৰত আছে:<sup>17</sup>



## ঔষধ

- ◆ মস্তিষ্কৰ ৰাসায়নিক পদাৰ্থ প্ৰভাৱিত কৰি লক্ষণবোৰ নিয়ন্ত্ৰিত কৰাত সহায় কৰে
- ◆ মনোৰোগ বিশেষজ্ঞ এজনৰ তত্ত্বাৱধানত সঁহাৰি আৰু পাৰ্শ্বক্ৰিয়া অনুসৰি সেইবোৰৰ পালিৰ বাবে ক্ৰমান্বয়ে সাল-সলনি কৰা প্ৰয়োজন



## মনস্তাত্ত্বিক পৰামৰ্শ


- ◆ স্কিজ'ফ্ৰেনিয়া থকা লোক আৰু তেওঁলোকৰ পৰিয়ালক স্থিতিটো শিকাত আৰু বুজাত আৰু ইয়াক নিয়ন্ত্ৰিত কৰাত সহায় কৰা



## দৈনন্দিন প্ৰয়োজনীয়তাৰ বাবে সহায়


- ◆ শিক্ষা আৰু নিযুক্তিৰ লক্ষ্য প্ৰাপ্ত কৰা

## নিয়মীয়া চিকিৎসাই লক্ষণবোৰ ঘূৰি অহাৰ সম্ভাৱনা হ্ৰাস কৰে



# স্কিজ' ফ্ৰেনিয়াৰ তীব্ৰ ঘটনাবোৰ বুজা আৰু সংকটৰ মোকাবিলা কৰা


কেতিয়াবা, লক্ষণবোৰ অধিক শক্তিশালী দেখা যাব পাৰে, আৰু ব্যক্তিজনক অতি অস্থিৰ, হতাশ বা সাধাৰণতকৈ পৃথক আচৰণ কৰা দেখা যাব পাৰে।<sup>10-12</sup> এনে তীব্ৰ ঘটনাৰ সময়ত, যত্ন লওঁতা আৰু পৰিয়ালৰ সদস্যসকলে শান্তভাৱে পৰিস্থিতি স্থিৰ কৰিব লাগে আৰু দ্ৰুততাৰে সহায় প্ৰাপ্ত কৰিব লাগে।<sup>7</sup>




## তীব্ৰ সংক্ৰমণৰ সময়ত অনুসৰণ কৰিবলগা সাধাৰণ পদক্ষেপবোৰ

তীব্ৰ ঘটনাৰ কিছুমান উদাহৰণৰ ভিতৰত আছে:


- ♦ **আন্দোলন:** ই হৈছে উত্তেজনা বা অস্থিৰতাৰ এক আৱেগিক স্থিতি যি হুলস্থূল, ডিৰ, ৰুটিনৰ পৰিৱৰ্তন বা ভয় আদিৰ ফলত হ'ব পাৰে।<sup>10</sup>



- ◆ **আক্রমণাত্মক আচৰণ:** কেতিয়াবা তেওঁলোকৰ কথা বা কামে আন লোকৰ ক্ষতি কৰিব পাৰে।<sup>11</sup>




- ◆ **আত্ম-ক্ষতি:** কেতিয়া কাৰোবাৰ নিজৰ ক্ষতি হোৱাৰ আশংকা থাকিব পাৰে বা আত্মহত্যাৰ প্ৰৱণতা দেখা যায় চিনাক্ত কৰক।<sup>12</sup>



আত্ম-ক্ষতিৰ সতৰ্কতাৰ লক্ষণবোৰৰ ভিতৰত আছে<sup>12</sup>

- ◆ নিৰাশা, ব্যক্তিগত ক্ষতি, আত্মহত্যাৰ কথা-বতৰা, হঠাতে মেজাজ সলনি হোৱা, বা মৃত্যুৰ বিষয়ে বাৰ্তা, টোকা, আৰু কলা




আপুনি এই লক্ষণবোৰ লক্ষ্য কৰিলে কি কৰিব?<sup>12</sup>

- ◆ যিকোনো ডাঙৰ ক্ষতিৰ পিছত ওচৰত থাকিব আৰু তেওঁলোকৰ ওপৰত নজৰ ৰাখিব
- ◆ যদি ব্যক্তি এজনে নিৰাশা অনুভৱ কৰাৰ বিষয়ে কয় বা নিজৰ ক্ষতিৰ কথা কয়, লগে লগে মনোৰোগ বিশেষজ্ঞ এজনৰ সৈতে কথা পতা গুৰুত্বপূৰ্ণ।

## যত্ন লওঁতা হিচাপে আপোনাৰ ভূমিকা

মানসিক ৰোগত আক্ৰান্ত কাৰোবাক কেনেদৰে সহায় কৰিব লাগে সেয়া সঠিকভাৱে জনাটো বিভ্ৰান্তিকৰ হ'ব পাৰে।<sup>2</sup> যত্ন লওঁতাসকলে সমৰ্থন দেখুৱাব লাগে, বিশ্বাস গঢ়িব লাগে, উমৈহতীয়া নিৰ্ণয় ল'ব লাগে আৰু প্ৰয়োজন হ'লে দ্ৰুততাৰে সহায়ৰ ব্যৱস্থা কৰিব লাগে।<sup>13</sup>



**সহায়ক আৰু ইতিবাচক ঘৰৰ পৰিৱেশ সৃষ্টি কৰা<sup>7,14</sup>**

- ◆ স্কিজ 'ফ্ৰেনিয়া থকা লোকসকলৰ সৈতে সহানুভূতিৰে কথা পাতক আৰু নিৰ্ণয় অবিহনে বুজিব
- ◆ ৰোগটোৰ বিষয়ে অধিক জানক
- ◆ সিহঁতে আৱেগিকভাৱে কেনে অনুভৱ কৰি আছে সোধক
- ◆ কিহে তেওঁলোকক আৰামদায়ক বা অসুবিধাজনক কৰে বুজক
- ◆ তেওঁলোকৰ লক্ষ্য আৰু প্ৰগতিৰ বিষয়ে কথা পাতক আৰু তেওঁলোকৰ সামৰ্থ্যত উদগনি দিয়ক
- ◆ সিহঁতক কামত অন্তৰ্ভুক্ত কৰিব, আত্মবিশ্বাস বৃদ্ধি কৰিব, আৰু সিহঁতক প্ৰশংসা কৰিব
- ◆ তেওঁলোকক অনুপ্ৰাণিত কৰি ৰাখিবলৈ নৈতিক আৰু ভৌতিক সহায় প্ৰদান কৰা
- ◆ জৰুৰীকালীন যোগাযোগৰ নম্বৰ আৰু মনোৰোগ বিশেষজ্ঞৰ নম্বৰ সাজু ৰাখিব
- ◆ দিহা দিয়া ঔষধৰ বিৱৰণ আৰু সেইবোৰৰ অনুসূচী সাজু ৰাখিব



### জীৱনশৈলী পৰিৱৰ্তনত সহায় কৰা<sup>15,16</sup>

- ◆ তেওঁলোকক নিজৰ যত্ন ল'বলৈ উদগনি দিয়ক, কিয়নো ই তেওঁলোকৰ চাপ, নিম্ন মেজাজ, আৰু ভাগৰ হ্রাস কৰাত সহায় কৰিব পাৰে।
- ◆ তেওঁলোকক স্বাস্থ্যকৰ অভ্যাস যেনে সন্তুলিত আহাৰ খোৱা, শাৰীৰিকভাৱে সক্ৰিয় থকা, আৰু স্বাস্থ্যকৰ টোপনি আদি অনুসৰণ কৰাত সহায় কৰক।
- ◆ তেওঁলোকক নিৰ্দেশনা অনুসৰি নিয়মীয়াকৈ আৰু সঠিকভাৱে ঔষধ গ্ৰহণ কৰিবলৈ শিকোওক, আৰু নিশ্চিত কৰিব যে তেওঁলোকে পৰামৰ্শ অবিহনে সেইবোৰ গ্ৰহণ কৰা বন্ধ নকৰে।
- ◆ তেওঁলোকক ধূমপান ত্যাগ কৰিবলৈ আৰু সুৰা/ ড্ৰাগ ব্যৱহাৰ পৰিহাৰ কৰিবলৈ উদগনি দিব।

### যত্ন লওঁতা এজনৰ বাবে স্ব-যত্নৰ পৰামৰ্শ<sup>3</sup>

- ◆ সকলো কাম অধিক লোকৰ মাজত ভগাই ল'ব যাতে আপুনি ব্যক্তিগত কামৰ বাবে সময় পায়।
- ◆ চাপৰ পৰা সকাহ পোৱাৰ বাবে স্বাস্থ্যকৰ উপায় ব্যৱহাৰ কৰিব (ধ্যান, যোগ, খোজ কঢ়া)।
- ◆ আপোনাৰ অনুভূতিবোৰ আনৰ সৈতে কথা পাতক, সংযোগ কৰক, আৰু ভাগ বতৰা কৰক।
- ◆ সমৰ্থন তথ্য সাজুতে ৰাখিব।



### কলংকৰ সৈতে মোকাবিলা কৰা: ইয়াক অতিক্ৰম কৰাৰ বাবে কাৰ্যকৰী পদক্ষেপবোৰ<sup>17</sup>

- ◆ **সন্মানজনক শব্দ ব্যৱহাৰ কৰক:** স্কিজ'ফ্ৰেনিয়া থকা লোকক আঘাতজনক বা লজ্জাজনক শব্দৰে বৰ্ণনা নকৰিব।
- ◆ **ভুল ধাৰণা শুদ্ধ কৰক:** স্কিজ'ফ্ৰেনিয়াৰ বিষয়ে ভুল বুজাবুজিক প্ৰত্যাহান জনোৱা আৰু শুধৰাব।
- ◆ **ইতিবাচক উদাহৰণ দিয়ক:** চিকিৎসাৰ সৈতে ভাল কাম কৰা লোকৰ বিষয়ে কওক। স্কিজ'ফ্ৰেনিয়াৰ বাবে যত্ন আৰু সহায় বিচৰা স্বাভাৱিক কৰিব।
- ◆ **ইয়াৰ বিষয়ে খোলাকৈ কথা পাতক আৰু সমৰ্থন দেখুৱাওক:** চৰ্তটো গোপন নকৰিব। মুক্ত বাৰ্তালাপে ভয় আৰু লাজ হ্রাস কৰিব পাৰে।

## ঔষধ পৰিকল্পনাকাৰী

ৰোগী: \_\_\_\_\_ চিকিৎসক: \_\_\_\_\_

পালিৰ সৈতে ঔষধ	সোম	মঙলবাৰ	বুধ	বৃহস্পতিবাৰ	শুক্ৰবাৰ	শনি	সূৰ্য
1. _____							
ৰাতিপুৱা	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>
আবেলি	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>
সন্ধিয়া	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>
নিশা	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>
2. _____							
ৰাতিপুৱা	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>
আবেলি	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>
সন্ধিয়া	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>
নিশা	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>
3. _____							
ৰাতিপুৱা	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>
আবেলি	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>
সন্ধিয়া	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>
নিশা	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>
4. _____							
ৰাতিপুৱা	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>
আবেলি	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>
সন্ধিয়া	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>
নিশা	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>	<input type="checkbox"/>

# References

1. National Institute of Mental Health and Neurosciences. Schizophrenia [Internet]. [cited 2026 Apr 1]. Available from: <https://nimhansbkt.demo-appiness.com/prodnimhans/documents/brochures/6ddffdc815b84b4ab977f5ebfad82e55.pdf>
2. National Institute of Mental Health. Schizophrenia [Internet]. 2024 [cited 2026 Apr 1]. Available from: <https://www.nimh.nih.gov/health/publications/schizophrenia>
3. Ellis RR. Schizophrenia symptoms [Internet]. 2024 [cited 2026 Apr 1]. Available from: <https://www.webmd.com/schizophrenia/schizophrenia-symptoms>
4. Rabbitt M. Six myths about schizophrenia, busted [Internet]. 2020 [cited 2026 Apr 1]. Available from: <https://teams.semel.ucla.edu/sites/default/files/aftercare/2020-Oct%20Health%20Magazine%20Myths%20of%20Schizophrenia.pdf>
5. Watson S. Schizophrenia myths and facts [Internet]. 2025 [cited 2026 Apr 1]. Available from: <https://www.webmd.com/schizophrenia/schizophrenia-myths-and-facts>
6. World Health Organization. Schizophrenia [Internet]. 2025 [cited 2026 Apr 1]. Available from: <https://www.who.int/news-room/fact-sheets/detail/schizophrenia>
7. Schizophrenia and Psychosis Action Alliance. Caregiver toolkit [Internet]. 2023 [cited 2026 Apr 1]. Available from: [https://sczaction.org/wp-content/uploads/2023/11/SPAAlliance\\_CaregiverToolkit-FINAL.pdf](https://sczaction.org/wp-content/uploads/2023/11/SPAAlliance_CaregiverToolkit-FINAL.pdf)
8. Keepers GA, Fochtman LJ, Anzia JM, et al. The American Psychiatric Association practice guideline for the treatment of patients with schizophrenia. *Am J Psychiatry*. 2020;177(9):868-72.
9. Bogers JPAM. Antipsychotic treatment in schizophrenia: Balancing relapse prevention and functional recovery. *Schizophrenia*. 2025;11:154. <https://doi.org/10.1038/s41537-025-00697-9>
10. Mulkey MA, Munro CL. Calming the agitated patient: Providing strategies to support clinicians. *Medsurg Nurs*. 2021;30(1):9-13.
11. Gautam S, Gautam M, Yadav KS, et al. Clinical practice guidelines for assessment and management of aggressive and assaultive behaviour. *Indian J Psychiatry*. 2023;65(2):131-39.
12. Ansoorge R. Schizophrenia and suicide [Internet]. WebMD. 2026 [cited 2026 Apr 1]. Available from: <https://www.webmd.com/schizophrenia/schizophrenia-and-suicide>
13. Ottawa Public Health; Canadian Mental Health Association; Canadian Public Health Association; Mental Illness Caregivers Association; Military Family Services. *Mental health caregiver guide: A guide for caregivers of persons living with mental illness or experiencing mental health challenges*. Ottawa (ON): Ottawa Public Health; 2016 [cited 2026 Apr 1]. Available from: [https://www.ottawapublichealth.ca/en/public-health-topics/resources/Documents/mental\\_health\\_caregiver\\_guide\\_en.pdf](https://www.ottawapublichealth.ca/en/public-health-topics/resources/Documents/mental_health_caregiver_guide_en.pdf)
14. Fitria AR, Nurdina N. Recurrence of schizophrenia patients based on family support factors and compliance with medication. *Open Access Heal Sci J*. 2024;5(1):12-18.
15. National Health Service. Living with schizophrenia [Internet]. 2023 [cited 2026 Apr 1]. Available from: <https://www.nhs.uk/mental-health/conditions/schizophrenia/living-with/>
16. Buckley PF, Foster A. Schizophrenia: Current concepts and approaches to patient care. *Am Health DrugBenefits*. 2008;1(4):13-22.
17. Cadabam's Hospitals. Overcoming schizophrenia stereotypes: Facts, myths & awareness [Internet]. 2026 [cited 2026 Apr 1]. Available from: <https://www.cadabams.org/blog/overcoming-schizophrenia-stereotypes>

The contents of this input is for educational purposes only and NOT a substitute for professional medical advice.  
Published by:



Printed and bound by: Akar Limited, Silvassa, E-mail: [info@akar.co.in](mailto:info@akar.co.in)



**Ipca Laboratories Ltd.**

125, Kandivali Industrial Estate, CTS No. 328, Kandivali (West), Mumbai 400 067, India

For the use of a Registered Medical Practitioner or a Hospital or a Laboratory only.